

## গুৰুত্বপূৰ্ণ সুৰক্ষা

1. ব্যৱহাৰৰ আগতে সকলো নিৰ্দেশনা পঢ়ক।
2. গৰম পৃষ্ঠ স্পৰ্শ নকৰিব। হেণ্ডেল ব্যৱহাৰ কৰক।
3. শিশুৰ ওচৰত প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিলে নিকট তত্বাৱধানৰ প্ৰয়োজন।
4. প্ৰেছাৰ কুকাৰটো গৰম অভেনত নাৰাখিব।
5. মেচিনত কুকাৰটো ধুব নালাগে।
6. প্ৰেচাৰ কুকাৰটোত গৰম তৰল পদাৰ্থ থকা অৱস্থাত লৰচৰ কৰোঁতে অত্যধিক সাৱধানতা অৱলম্বন কৰা উচিত।
7. প্ৰেছাৰ কুকাৰটো সংকল্পিত বস্তুৰ বাহিৰে আন বস্তুত ব্যৱহাৰ নকৰিব।
8. ব্যৱহাৰ কৰাৰ আগত কিছু অংশ সঠিকভাৱে বন্ধ কৰাৰ দৰ্কাৰ। "Operating Instructions" অৰ্থাৎ 12 পৃষ্ঠাত "How to

- Close and Open the Hawkins" চাওক।
9. চাপত গেছ নিৰ্গত অংশবোৰ আছে নে নাই অতি শীঘ্ৰে সদায় পৰীক্ষা কৰিব।
  10. বন্ধাৰ সময়ত কেতিয়াও ভেণ্ট ওজনৰ ওপৰত একো নাৰাখিব।
  11. বান্ধিবলৈ চাপ দিয়া আৰম্ভ কৰোঁতে, ভেণ্ট টিউবত অৱস্থানত থকা চাপ নিয়ন্ত্ৰণ কাৰী ডিভাইচ (ভেণ্ট ওজন) অবিহনে ঢাকনিটো বন্ধ কৰক। ভেণ্ট টিউবৰ পৰা বাষ্প স্থিৰভাৱে ওলাই অহা আৰম্ভ হোৱাৰ পিছতহে ভেণ্ট টিউবত ভেণ্টৰ ওজন ৰাখক। "Operating Instructions" অৰ্থাৎ পৃষ্ঠা 15-ত "Trial Run" চাওক।
  12. বন্ধাৰ আগতে প্ৰেছাৰ কুকাৰ ব'ডীৰ প্ৰতিটো ৰেচিপিত সদায়ে সূচিত কৰা অনুসৰি পানী ৰাখক। সাধাৰণ নিয়ম অনুসৰি,

- 1.5 লিটাৰৰ পৰা 3 লিটাৰ ক্ষমতাৰ প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰোঁতে, প্ৰথম 10 মিনিটৰ প্ৰেচাৰ ৰন্ধাৰ সময়ৰ বাবে নিম্নতম এক কাপ/240 মিলি পানী ৰাখক আৰু লগতে পৰৱৰ্তী 10 মিনিট বা তাৰ অংশৰ বাবে আধা কাপ/120 মিলি ৰাখক। 3.5 লিটাৰৰ পৰা 6 লিটাৰ ক্ষমতাৰ প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰোঁতে, প্ৰথম 10 মিনিটৰ প্ৰেচাৰ ৰন্ধাৰ সময়ৰ বাবে নিম্নতম ডেৰ কাপ/360 মিলি পানী ৰাখক আৰু পৰৱৰ্তী 10 মিনিট বা তাৰ কিছু অংশৰ বাবে আধা কাপ/120 মিলি ৰাখক। 6.5 লিটাৰৰ পৰা 12 লিটাৰ ক্ষমতাৰ প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰোঁতে, প্ৰথম 10 মিনিটৰ প্ৰেচাৰ ৰন্ধাৰ সময়ৰ বাবে নিম্নতম দুই কাপ/480 মিলি পানী ৰাখক আৰু লগতে প্ৰতিটো পৰৱৰ্তী 10 মিনিট বা তাৰ কিছু অংশৰ বাবে আধা কাপ /120 মিলি ৰাখক।

**13.** ইউনিটটোত  $\frac{2}{3}$  পূৰ্ণ নকৰিব। বন্ধাৰ সময়ত সম্প্ৰসাৰিত হোৱা খাদ্য যেনে চাউল বা শুকান পাচলি বন্ধাৰ সময়ত, ইউনিটটো  $\frac{1}{2}$  লৈকে ভৰ্তি নকৰিব। গজা দাইল/সাধাৰণ দাইল বন্ধাৰ সময়ত, কুকাৰটো কেতিয়াও  $\frac{1}{3}$  তকৈ অধিক ভৰ্তি নকৰিব। অত্যাধিক ভৰ্তি হোৱাৰ ফলত ভেণ্ট টিউব বন্ধ হোৱা আৰু অতিৰিক্ত চাপ হোৱাৰ আশংকা থাকিব পাৰে। "Food Preparation" অৰ্থাৎ পৃষ্ঠা 9-ত "Operating Instructions" চাওক।

**14.** সতৰ্ক হ'ব যে কিছূমান খাদ্য, যেনে আপেলচছ, ফ্ৰেনবেৰী, মুক্তা বাৰ্লি, ওটমিল বা অন্যান্য খাদ্যশস্য, বিভাজিত মটৰ, নুডলচ, মেকাৰোনি, ৰুবাৰ্ব, বা স্পেগেটিফেন, ফেন আৰু স্পুটাৰ কৰিব পাৰে, আৰু প্ৰেচাৰ ৰিলিজ ডিভাইচ (ভেণ্ট টিউব) বন্ধ কৰিব পাৰে। এই খাদ্যবোৰ প্ৰেছাৰ কুকাৰত ৰাখিব নালাগে।

**15.** যেতিয়া স্বাভাৱিক অপাৰেটিং চাপ প্ৰাপ্ত হয়, তাপ কমাই দিয়ক যাতে বাষ্প সৃষ্টি কৰা সকলো তৰল বাষ্পীভূত নহয়।

**16.** কেতিয়াও প্ৰেছাৰ কুকাৰটো জোৰকৈ খুলিবলৈ চেষ্টা নকৰিব। ইউনিটটো ঠাণ্ডা নোহোৱালৈকে আৰু আভ্যন্তৰীণ চাপ হ্ৰাস নোহোৱালৈকে প্ৰেছাৰ কুকাৰটো নুখুলিব। যদি ব'ডী আৰু ঢাকনিৰ হেণ্ডেলবোৰ ঠেলি দিয়া কঠিন হয়, ই সূচায় যে কুকাৰটো এতিয়াও চাপযুক্ত – ইয়াক খুলিবলৈ জোৰ নকৰিব। কুকাৰত যিকোনো চাপ বিপদজনক হ'ব পাৰে। "Operating Instructions" অৰ্থাৎ 21 আৰু 22 পৃষ্ঠাত "Cooking Tips", "Releasing Pressure" চাওক।

**17.** তৰল বা ফেন যুক্ত খাদ্যৰ ক্ষেত্ৰত চাপ হ্ৰাস কৰাৰ বাবে কেতিয়াও ভেণ্টত ওজন ৰাখিব নালাগে।

**18.** তেলৰ সৈতে প্ৰেচাৰ ফ্ৰাইঙৰ বাবে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ নকৰিব।

**19.** কুকাৰ বডীটো একেসময়তে 20 মিনিটতকৈ অধিক পাতলকৈ ভজাৰ বাবে বা বেছিকৈ ভজাৰ বাবে বা শুকান গৰম বা বেকিংৰ বাবে অভেন হিচাপে ব্যৱহাৰ নকৰিব, কিয়নো ধাতুৰ শক্তি

বিপদজনক স্তৰলৈ হ্ৰাস হ'ব পাৰে।

**20.** নিশ্চিত কৰক যে হেণ্ডেলবোৰ টিলা নহয়। যদি টিলা পোৱা যায়, অনুগ্রহ কৰি ব্যৱহাৰৰ আগতে ইয়াক টান কৰক। ই হকিঙ্গ লিড হেণ্ডেল বাৰত থকাক বুজায় (পৃষ্ঠা 11-ত "play" "Product Information" চাওক।)

**21.** এটা ফিউজড চেফটি ভালভ এটা প্ৰকৃত হকিঙ্গ সুৰক্ষা ভালভৰ দ্বাৰা সলনি কৰিব লাগিব। ইয়াক সলনি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে “খাদ্য প্ৰস্তুতি” অৰ্থাৎ “দৈনন্দিন ব্যৱহাৰৰ এবছৰৰ পিছত সুৰক্ষা ভালভ টো চলোৱা।”

**22.** গেস্কেট, বডী হেণ্ডেল, সুৰক্ষা ভালভ আৰু ভেণ্ট ওজন সলনি কৰাৰ বাহিৰে আন মেৰামতি কেৱল এক কৰ্তৃত্বপ্ৰাপ্ত সেৱা কেন্দ্ৰ/প্ৰতিনিধিৰ দ্বাৰা কৰিব লাগিব। সকলো প্ৰতিস্থাপন অংশ প্ৰকৃত হকিঙ্গ অংশ হ'ব লাগিব।

## এই নিৰ্দেশনাবোৰ সংৰক্ষণ কৰ